



AMINES & PLASTICIZERS LIMITED

(ISO 9001:2015, ISO 14001:2015, ISO 45001:2018 CERTIFIED COMPANY)

July 29, 2021

To,
BSE Limited,
Phiroze Jeejeebhoy Towers,
Dalal Street,
Mumbai – 400 001.

Dear Sirs,

Sub: Newspaper Advertisement – Board Meeting Notice.

In continuation to our letter dated July 27, 2021 with regard to Board Meeting Notice and pursuant to Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed a copy of the advertisement published in Financial Express (English) and Dainandin Barta (Assamese) Newspapers.

Thanking you,

Yours faithfully,
For Amines & Plasticizers Limited


Ajay Puranik
President (Legal) & Company Secretary



Encl: As above.

AMINES & PLASTICIZERS LTD
 Reg. Office: Poo Enclave, C/o. Pranati Builders Pvt. Ltd., Principal J.B. Road, Chennikunni, Assam 781 003.
 Corp. Office: 'D' Building, 6th Floor, Shiv Sagor Estate, Dr. Annie Besant Road, Worli, Mumbai - 400 018. Cont : 022 62211000
 CIN: L24229AS1973PLC001446.
 Website: www.amines.com
 E-mail: legal@amines.com

NOTICE

Notice is hereby given that pursuant to Regulation 29 read with Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, a Meeting of the Board of Directors of the Company will be held on **Friday, August 06, 2021** at the Corporate Office at Mumbai inter alia to consider and approve i) Un-audited (Standalone and Consolidated) Financial Results for the First Quarter ended 30th June, 2021 and ii) Closure of Register of Members, Share Transfer Books of the Company for the purpose of Dividend and Annual General Meeting of the Company. Further the Trading Window remains closed from 1st July, 2021 till 08th August, 2021 (both days inclusive) for dealing in securities of the Company. Notice is also available on the Company's website at www.amines.com and on the website of the Bombay Stock Exchange i.e www.bseindia.com.

For Amines & Plasticizers Ltd.
 Sd/-
 Ajay Puranik
 President - Legal & Company Secretary
 Place: Mumbai,
 Date: 27.07.2021

WELSPUN INDIA LIMITED
 (Corporate Identification Number - L17110GJ1985PLC033271)
 Regd. Office: Welspun City, Village Versamed, Taluka Anjar, Dist. Kutch, Gujarat - 370110
 Corp. Office: Welspun House, 6th Floor, Kamala Mills Compound, Senapati Bapat Marg, Lower Parel, Mumbai, Maharashtra - 400013. E-mail: companssecretary_wil@welspun.com

EXTRACT OF STATEMENT OF UNAUDITED CONSOLIDATED FINANCIAL RESULTS FOR THE QUARTER ENDED JUNE 30, 2021

Sr. No.	Particulars	Quarter Ended		Year Ended
		30.06.2021 (Unaudited)	30.06.2020 (Unaudited)	31.03.2021 (Audited)
1	Total Income	222,722	121,604	740,796
2	Profit before Tax	31,379	8,631	76,870
3	Net Profit for the period	22,290	5,375	55,079
4	Total Comprehensive Income / (Loss) for the period [Comprising profit for the period (after tax) and Other Comprehensive Income (after tax)]	20,740	10,343	68,627
5	Equity Share Capital (Shares of Re. 1 each)	10,047	10,047	10,047
6	Other Equity as shown in the Audited Balance Sheet as at 31 March 2021			354,421
7	Earnings Per Share (of Re. 1 each) (Not annualised for quarters)			
	a) Basic	2.17	0.49	5.37
	b) Diluted	2.17	0.49	5.37

Notes:

1 The above is an extract of detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation of 33 of the SEBI (Listing Obligations and Other Disclosure Requirements) Regulation 2015. The full format of the Quarterly Financial Results are available on the Stock Exchange websites www.nseindia.com and www.bseindia.com and also on company's website www.welspunindia.com.

2 Additional Information on standalone financial results is as follows:

Sr. No.	Particulars	Quarter Ended		Year Ended
		30.06.2021 (Unaudited)	30.06.2020 (Unaudited)	31.03.2021 (Audited)
1	Total Income	174,764	97,971	603,957
2	Profit before Tax	24,985	8,081	73,407
3	Net Profit for the period	16,805	5,475	52,667
4	Total Comprehensive Income for the period(after tax)	16,887	5,496	53,161

FOR AND ON BEHALF OF THE BOARD

Mumbai
 Date : July 28, 2021

Rajesh Mandawala
 (Managing Director)
 DIN : 00007179

IMPORTANT

Whistle care is taken prior to acceptance of advertising copy, it is not possible to verify its contents. The Indian Express (P) Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or Publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner whatsoever.

WELSPUN INDIA LIMITED
 (Corporate Identification Number - L17110GJ1985PLC033271)
 Regd. Office: Welspun City, Village Versamed, Taluka Anjar, Dist. Kutch, Gujarat - 370110
 Corp. Office: Welspun House, 6th Floor, Kamala Mills Compound, Senapati Bapat Marg, Lower Parel, Mumbai, Maharashtra - 400013. E-mail: companssecretary_wil@welspun.com

EXTRACT OF STATEMENT OF UNAUDITED CONSOLIDATED FINANCIAL RESULTS FOR THE QUARTER ENDED JUNE 30, 2021

Sr. No.	Particulars	Quarter Ended		Year Ended
		30.06.2021 (Unaudited)	30.06.2020 (Unaudited)	31.03.2021 (Audited)
1	Total Income	222,722	121,604	740,796
2	Profit before Tax	31,379	8,631	76,870
3	Net Profit for the period	22,290	5,375	55,079
4	Total Comprehensive Income / (Loss) for the period [Comprising profit for the period (after tax) and Other Comprehensive Income (after tax)]	20,740	10,343	68,627
5	Equity Share Capital (Shares of Re. 1 each)	10,047	10,047	10,047
6	Other Equity as shown in the Audited Balance Sheet as at 31 March 2021			354,421
7	Earnings Per Share (of Re. 1 each) (Not annualised for quarters)			
	a) Basic	2.17	0.49	5.37
	b) Diluted	2.17	0.49	5.37

FOR AND ON BEHALF OF THE BOARD

Mumbai
 Date : July 28, 2021

Rajesh Mandawala
 (Managing Director)
 DIN : 00007179

BURGER KING INDIA LIMITED
 (Formerly known as Burger King India Private Limited)

CIN: L55204MH2013FLC249986
 Registered Office: Unit Nos. 1003 To 1007, 10th Floor, Mittal Commercial, Asan Pada Road, Chimatpada, Marol, Andheri (East), Mumbai - 400 059
 Website: www.burgerking.in | Tel No.: +91 22 7193 3000
 E-mail: investor@burgerking.in

INFORMATION REGARDING 8th ANNUAL GENERAL MEETING

Annual General Meeting through Video Conferencing / Other Audio Visual Means:

The Eighth (8th) Annual General Meeting ("AGM") of the members of Burger King India Limited (the "Company") will be held on **Wednesday, August 25, 2021 at 11:00 a.m. (IST)** through **Video Conferencing ("VC") or Other Audio Visual Means ("OAVM")** to transact the business as set out in the Notice of AGM which is being circulated for convening the AGM.

In view of the ongoing COVID-19 pandemic and in order to maintain the social distancing norms as well as to ensure the safety of the people at large, the AGM will be convened through VC or OAVM and the same will be in accordance with the Companies Act, 2013 read with General Circular no. 02/2021 dated January 13, 2021 and General Circular nos. 20/2020, 17/2020 and 14/2020 dated May 5, 2020, April 13, 2020 and April 8, 2020, respectively issued by the Ministry of Corporate Affairs ("MCA Circulars") and the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with circular no. SEBI/HO/CFD/CMD1/CIR/P/2020/79 and SEBI/HO/CFD/CMD2/CIR/P/2021/11 dated May 12, 2020 and January 15, 2021, respectively, ("SEBI Circulars") issued by the Securities and Exchange Board of India.

The Notice of the AGM along with the Explanatory Statement under Section 102 of the Companies Act, 2013 and Annual Report 2020-21 is being sent to the Members of the Company through electronic means whose e-mail addresses are registered with the Company/ Registrar and Share Transfer Agent ("RTA"/ Depository Participants ("DPs")).

Dissemination on the Website:

An electronic copy of the Annual Report 2020-21 of the Company, *inter alia*, containing the Notice and the Explanatory Statement of the AGM will be available on the website of the Company at www.burgerking.in, websites of the Stock Exchanges viz. BSE Limited at www.bseindia.com and National Stock Exchange of India Limited at www.nseindia.com and on the website of Link India Private Limited ("LIPL") at <https://linkindia.com>.

Manner of registration of e-mail address:

Members who have not registered their e-mail address with the Company are requested to follow the below process to register their e-mail address:

Members holding shares in the physical form	Members are requested to register/update the same with the RTA/ Company.
Members holding shares in the Dematerialized form	Members are requested to register/update the same with their DPs.

Manner of Casting Votes:

The Company is pleased to offer the e-Voting facility before the AGM through remote e-Voting and during the AGM to its shareholders in respect of the business to be transacted at the AGM and for this purpose, the Company has appointed LIPL for facilitating voting through electronic means.

In case e-mail ID is registered with the Company/ RTA/ DP	Detailed procedure w.r.t. e-Voting will be sent to the registered e-mail ID and also will be available in the Notice of AGM.
In case e-mail ID is not registered with the Company/ RTA/ DP	Detailed procedure w.r.t. e-Voting will be available in the Notice of AGM.

A person, whose name is recorded in the register of members of the Company, as on the cut-off date i.e. **Wednesday, August 18, 2021**, only shall be entitled to avail the facility of e-Voting, either through remote e-Voting or voting at the AGM.

For Burger King India Limited
 Sd/-
 Madhulika Rawat
 Company Secretary and Compliance Officer

Place: Mumbai
 Date: July 28, 2021

PRINCE PRINCE PIPES AND FITTINGS LIMITED

Regd. Office : Plot No. 1, Honda Industrial Estate, Phase II, Honda Satari, Goa - 403 530

Corp. Office : 8th Floor, 29, The Ruby, Senapati Bapat Marg, (Tulsi Pipe Road), Dadar (W), Mumbai 400 028
 Tel No.: 022 66022222 | Fax No.: 022 226602220
 Email.: investor@princepipes.com | Website.: www.princepipes.com
 CIN : L26932GA1987PLC006287

NOTICE

Pursuant to Regulation 29(1) read with Regulation 47 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, notice is hereby given that the meeting of Board of Directors of the Company will be held on **Thursday, August 05, 2021**, to consider and approve the Unaudited Financial Results for the quarter and three months ended **June 30, 2021**. Notice of the Board of Directors Meeting is also available on the website of the Company www.princepipes.com and stock exchanges viz. www.bseindia.com, www.nseindia.com.

By order of the Board
 For Prince Pipes and Fittings Limited
 Sd/-
 Shailesh K. Bhaskar
 Company Secretary & Compliance Officer

Place : Mumbai
 Date : 28.07.2021.

3P LAND HOLDINGS LIMITED
 CIN: L74999MH1999PLC013394
 Regd. Office : Theganon, Chinchwad, Pune-411033
 Tel:+91-20-30613333, Fax:91-20-30613388
 E-mail: sk@pudumjee.com, Website: www.pudumjeeindustries.com

NOTICE OF THE 56th ANNUAL GENERAL MEETING TO BE HELD THROUGH VIDEO CONFERENCING ("VC") / OTHER AUDIO VISUAL MEANS ("OAVM")

NOTICE is hereby given that the 56th Annual General Meeting ("AGM") of the Company will be held on **Tuesday, 31st August, 2021 at 10:00 a.m. (IST)** through Video Conferencing ("VC") / Other Audio Visual Means ("OAVM") without physical presence of the Members at a Common Venue to transact the business as set out in the Notice of the AGM which is being circulated for convening the AGM.

In view of the continuing Covid-19 pandemic, the Ministry of Corporate Affairs (MCA) has vide its circular dated 13th January, 2021, read with Circulars dated 05th May, 2020, 13th April, 2020 and 08th April, 2020 (Collectively referred to as "MCA Circulars") permitted the holding of AGM through VC or OAVM, without the physical presence of the Members at the common venue. In compliance with these MCA Circulars and the relevant provisions of the Companies Act, 2013 and the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the AGM of the members of the Company will be held through VC/OAVM.

The Notice of the AGM along with the Annual Report 2020-2021 will be sent only by electronic mode to those Members whose e-mail addresses are registered with the Company/Depositories in accordance with the aforesaid MCA Circulars and SEBI Circular dated 15th January, 2021 read with Circular dated 12th May, 2020.

Members holdings shares in dematerialized form, are requested to register their e-mail addresses and mobile numbers with their relevant depositories through depository participants and the Members holding shares in Physical form, are requested to furnish their e-mail addresses and mobile numbers in the Notice of the AGM.

The Members may note that the Notice of the AGM and Annual Report 2020-2021 will also be available on the Company's website www.pudumjeeindustries.com, websites of the Stock Exchanges i.e. BSE Limited and National Stock Exchange of India Limited at www.bseindia.com and www.nseindia.com respectively and on the website of National Securities Depository Limited at www.evoting.nsdl.com.

Members can attend and participate in the AGM through the VC/OAVM facility only. The instructions for joining the AGM are provided in the Notice of the AGM. Members attending the meeting through VC/OAVM shall be counted for the purpose of reckoning the quorum under Section 103 of the Companies Act, 2013.

The Company is providing remote e-voting facility ("Remote e-voting") to all its Members to cast their votes on all resolutions set out in the Notice of the AGM. Also additionally, the Company is providing the facility of voting through e-voting system during the AGM ("e-voting"). Detailed procedure for remote e-voting and e-voting during the AGM is provided in the Notice of the AGM.

For 3P LAND HOLDINGS LTD.
 Sd/-
 J. W. Patil
 Company Secretary

Place : Pune
 Date : 29th July, 2021

IDBI BANK IDBI BANK LIMITED
 CIN: L65190MH2004GOI148838
 Regd. Office: IDBI Tower, WTC Complex, Cuffe Parade, Mumbai - 400 005
 Tel.: (022) 66552779 / 66553336 Fax: (022) 2218 2352, website: www.idbibank.in, email id: idbiequity@idbi.co.in

UNAUDITED FINANCIAL RESULTS FOR THE QUARTER ENDED JUNE 30, 2021

Sl. No.	Particulars	Quarter ended					
		Standalone		Consolidated			
		30-06-2021 (Reviewed)	31-03-2021 (Audited)	30-06-2020 (Reviewed)	30-06-2021 (Reviewed)	31-03-2021 (Audited)	30-06-2020 (Reviewed)
1	Total Income from Operations (net)	6554.95	24556.93	5901.02	6594.86	24803.63	5955.17
2	Net Profit / (Loss) for the period (before Tax, Exceptional and / or Extraordinary items)	1024.27	2368.62	437.97	1035.14	2484.41	463.93
3	Net Profit / (Loss) for the period before tax (after Exceptional and / or Extraordinary items)	1024.27	2368.62	437.97	1035.14	2484.41	463.93
4	Net Profit / (Loss) for the period after tax (after Exceptional and/ or Extraordinary items)	603.30	1359.46	144.43	598.13	1513.97	159.14
5	Equity Share Capital	10752.40	10752.40	10380.59	10752.40	10752.40	10380.59
6	Reserves (excluding Revaluation Reserve as shown in the Audited Balance Sheet of the previous year)	19777.22	19777.22	17140.41	20594.19	20594.19	17951.76
7	Earnings Per Share (of ₹ 10/- each) in ₹ (for continuing and discontinued operations before & after extraordinary items) (not annualised)						
	Basic	0.56	1.30	0.14	0.56	1.44	0.15
	Diluted	0.56	1.30	0.14	0.56	1.44	0.15

Notes:

1. The above is an extract of the detailed format of Quarterly/ Yearly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Quarterly/ Yearly Financial Results are available on the websites of the Stock Exchange (s) and the listed entity, websites (www.nseindia.com, www.bseindia.com and www.idbibank.in).

2. Information relating to Total Comprehensive Income and Other Comprehensive Income are not furnished as Ind AS is not yet made applicable to banks.

By order of the Board

Place : Mumbai
 Date : July 28, 2021

(J. Samuel Joseph) (Suresh Khatanhar) (Rakesh Sharma)
 Deputy Managing Director Deputy Managing Director Managing Director & CEO

KAKATIYA CEMENT SUGAR & INDUSTRIES LIMITED
 1-10-140/1, 'GURUKRUPA', Ashok Nagar, Hyderabad-500 020.
 CIN: L26942GT1979PLC002485 Website : www.kakatiyacements.com

NOTICE TO SHAREHOLDERS

NOTICE is hereby given that the 42nd Annual General Meeting ("e-AGM") of the Company is scheduled to be held on Thursday, September 2, 2021 at 11:00 AM through Video Conferencing (VC) without physical presence of the members at a common venue in compliance with the provisions of the Companies Act, 2013, MCA circulars dated 8th April, 2020, 13th April, 2020, 5th May, 2020 and 13th January, 2021 issued by Ministry of Corporate Affairs (MCA) read with circulars dated 12th May, 2020 and 15th January, 2021 issued by SEBI, to transact the business as set out in the Notice of e-AGM dated 16th June, 2021.

In compliance with the said MCA circulars and SEBI Circulars, the Notice of the e-AGM and Annual Report 2020-21 is being sent through electronic mode to all the members whose email IDs are registered with the Company/ Depository Participants (s). These documents are also available on the website of the Company at <https://www.kakatiyacements.com> website of the Stock Exchanges i.e. BSE Limited at www.bseindia.com and National Stock Exchange of India Limited at www.nseindia.com and on the website of Share Transfer Agent of the Company viz., XL Softech Systems Limited.

Pursuant to provisions of section 108 of the Companies Act, 2013 and Rule 20 of the Companies (Management and Administration) Rules, 2014 as amended and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, members holding shares in physical or dematerialized form, as on the cut-off date i.e. August 26, 2021, may cast their vote electronically on the business as set out in the Notice of e-AGM of the Company through e-voting platform of central Depository Services (India) Limited through their portal www.evotingindia.com. The detailed procedures and instructions for e-voting are contained in the Notice of 42nd AGM at www.evotingindia.com.

In this regard, the Members are hereby further notified that:
 Remote e-voting through electronic means shall commence from 30th August, 2021 (9.00 a.m.), and ends on 1st September, 2021 (5.00 p.m.).
 Cut-off date for the purpose of e-voting shall be 26th August, 2021.

Persons who have acquired shares and become members of the Company after the dispatch of Notice and who are eligible shareholders as on the cut-off date i.e. 26th August, 2021, may contact Shri. B.K. Prasad, General Manager and Company Secretary on (040) 27637717 or shares@kakatiyacements.com and obtain the login id and password.

Remote e-voting through electronic means shall not be allowed beyond 5.00 p.m. of 1st September, 2021. Members present at the meeting through VC facility and who had not cast their votes on the Resolutions through remote e-voting and are otherwise not barred from doing so, shall be eligible to vote through e-voting system during the e-AGM. The instructions for attending the e-AGM through VC are provided in the Notice of the e-AGM.

Members who have cast their votes by remote e-voting prior to the e-AGM may also attend / participate in the e-AGM through VC facility, but shall not be allowed to cast their votes again.

A person whose name is recorded in the register of members or in the register of beneficial owners maintained by the depositories as on the cut-off date only shall be entitled to avail of the facility of remote e-voting as well as e-voting during the e-AGM.

All grievances connected with the facility for voting by electronic means may be addressed to Mr. Rakesh Dalvi, Manager, (CDSL), Central Depository Services (India) Limited, A Wing, 25th Floor, Marathon Futorex, Mafatal Mill Compounds, N M Joshi Marg, Lower Parel (East), Mumbai - 400013 or send an email to helpdesk.evoting@cdslindia.com or call on 022-23058542/43.

Members who have not registered email address and mobile numbers, are requested to temporarily get themselves registered with xl softech Systems Limited, by the link www.xlsoftech.com to receive copies of the Annual Report for FY2021 along with the Notice of the 42nd AGM through their portal www.evotingindia.com in the e-AGM through VC facility.

TRANSFER OF DIVIDEND AMOUNT AND SHARES TO IEPP:

In terms of Section 124 of the Companies Act, 2013, the company is required to transfer dividend which remains unpaid or unclaimed for a period of 7 years to IEPP. Further the corresponding shares in respect of which dividend has not been paid or claimed for a period of 7 consecutive years shall also be transferred by the company to IEPP.

Shareholders who have not claimed their dividend for any year from 2013-2014 onwards are requested to lodge their claim with the company on or before 5th August, 2021.

BOOK CLOSURE:

NOTICE IS FURTHER GIVEN pursuant to Section 91 of the Companies Act, 2013 and the Rules framed thereunder, as amended from time to time, that the Register of Members and the Share Transfer Books of the Company will remain closed from 27th August, 2021 to 2nd September, 2021 (both days inclusive).

Members are requested to notify immediately any change in their addresses and/or the Bank Mandate details to their respective DPs for Shares held in electronic form and to the Company's RTA, XL Softech Systems Limited for shares held in physical form at the following address:

XL Softech Systems Limited,
 3, Sagar Society, Road No. 2, Banjara Hills, HYDERABAD - 500 034.
 Tel: 040-23545913, 14, 15, Fax: 040-23553214 Email: xfield@gmail.com
 For and on behalf of the Board
 Sd/-
 B.K. Prasad
 General Manager and Company Secretary

Place : Hyderabad
 Date : 28.07.2021

LEX NIMBLE SOLUTIONS
Lex Nimble Solutions Limited
 CIN: L74140TG2005PLC045904
 Regd Office: Q3, Module A1, 10th Floor, Cyber Towers, Hitec City, Madhapur, Hyderabad, Telangana - 500 081.
 Tel: 040 40202393 Email: investment@lexnimble.in Web: www.lexnimble.in

NOTICE

Notice is hereby given that the 16th Annual General Meeting (AGM) of members of M/s. Lex Nimble Solutions Limited will be held on Saturday the 28th Day of August, 2021 at 08.00 AM (IST) through Video Conferencing/Other Audio Visual Means (VC/OAVM) to transact the business as set out in Notice of 16th AGM. In view of massive outbreak of COVID-19 and social distancing, being a norm to be followed, the AGM is being held through VC/OAVM in compliance with the General Circular No.s14/2020, 17/2020, 20/2020 and 02/2021 dated 8th & 13th April, 5th May 2020 and 13th Jan, 2021 respectively issued by Ministry of Corporate Affairs and SEBI Circulars dated 12th May, 2020 and 15th Jan, 2021. Hence members can attend the AGM through VC/OAVM as the physical attendance of members at the venue of the AGM is not required.

Pursuant to section 91 of the Companies Act, 2013, read with Rule 10 of Companies (Management and administration) Rules, 2014 and Regulation 42 of SEBI (LODR) Regulations, 2015 the Register of Members and Share Transfer Books of the Company will remain closed from Monday 23.08.2021 to Saturday 28.08.2021 (both days inclusive) for the purpose of AGM.

The Notice of 16th AGM and the Annual Report for the FY 2020-21 will be sent electronically to those members whose E-mail Id's are registered with their respective depository participants (DPs) or Company in accordance with the MCA and SEBI Circulars. Shareholders, who have not registered their E-mail Id's, are requested to update the same immediately with their DPs. The Notice of 16th AGM and Annual Report will be made available on the website of the company at www.lexnimble.in and also at website of the BSE www.bseindia.com.

Members may cast their votes through remote e-voting & e-voting during the 16th AGM through CDSL Electronic voting platform. The cut-off date for determining the eligibility to cast the vote through remote e-voting and e-voting during the AGM is 21.08.2021. The remote e-voting commences on Wednesday, 25.08.2021 at 9.00 a.m. and ends on Friday, 27.08.2021 at 5.00 p.m. the e-voting module shall be disabled by CDSL for voting thereafter. Please be noted that, the Instructions for joining the AGM and the manner of participating at the remote e-voting and e-voting during the AGM are provided in the Notice of the 16th AGM.

Any member who holds shares of the Company as on the cut-off date i.e. 21.08.2021, whether registered their email id with the DP/Company or not, may obtain the login ID and password by logging in to the e-voting website www.evotingindia.com during the voting period or during the AGM as per the instructions given in the Notice of the AGM and may cast the vote. In case of any queries pertaining to e-voting, you may refer to the Frequently Asked Questions (FAQs) for Members and e-voting user manual for Members available at www.evotingindia.com, under help section or write an email to helpdesk_evoting@cdslindia.com.

For Lex Nimble Solutions Limited
 Sd/-
 Praveen Chakravarthy Medikundam
 Chairman & Director

Hyderabad
 30 July, 2021

I get the inside information and get inside the information.

Inform your opinion with investigative journalism.

The Indian Express.
For the Indian Intelligent.

The Indian EXPRESS
 JOURNALISM OF COURAGE

